



# THE ASSAM GAZETTE

অসাধাৰণ

EXTRAORDINARY

প্ৰাপ্ত কৰ্তৃত্বৰ দ্বাৰা প্ৰকাশিত

PUBLISHED BY THE AUTHORITY

---

নং 423 দিশপুৰ, বুধবাৰ, 15 জুন, 2022, 25 জ্যৈষ্ঠ, 1944 (শক)  
No. 423 Dispur, Wednesday, 15th June, 2022, 25th Jaistha, 1944 (S. E.)

---

অসম চৰকাৰ  
ৰাজ্যপালৰ আদেশক্ৰমে  
নিৰ্বাচন আয়োগ, দিশপুৰ, গুৱাহাটী-০৬

অধিসূচনা  
১৫ জুন, ২০২২ চন

নং- ই. এল. ই.১/২০১৭/ খণ্ড-১/৫১৬.- ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে, জাৰি কৰা নিৰ্বাচনৰ  
ৰাজহুৱা জাননী জনসাধাৰণৰ জ্ঞাতাৰ্থে পুনৰ প্ৰকাশ কৰা হ'ল।

**প্ৰ-পত্ৰ নং- ১**

**ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচন নিয়মাবলী, ১৯৪৭ নিয়ম নং ৩ অনুসাবে**

**ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২২  
ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন হেতু  
ৰাজহুৱা জাননী**

ভাৰতৰ ৰাষ্ট্ৰপতি পদ পূৰণৰ হেতু, নিৰ্বাচন কৰিবলৈ, ১৯৫২ চনৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচন আইনৰ ৪ ধাৰাৰ (১) উপ ধাৰাৰ অধীনত নিৰ্বাচন আয়োগে এখন অধিসূচনা ইতিমধ্যে জাৰি কৰিছে, এতিয়া এই নিৰ্বাচনৰ কাৰণে মই ৰিটাৰ্ণিং বিষয়া পি. চি মোদী ইয়াৰ দ্বাৰা জাননী দিব খুজিছো যে-

- i) মনোনয়ন পত্ৰ সমূহ এজন প্ৰাৰ্থীয়ে বা তেওঁৰ প্ৰস্তাৱক বা সমৰ্থকৰ যি কোনো এজনে নিম্নস্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ কোঠা নং ২৯, ভূমিমহল, সাংসদ ভৱন, নতুন দিল্লী বা যদিহে তেওঁ অনিবাৰ্য কাৰণত অনুপস্থিত থাকে, তেতিয়া সহকাৰী ৰিটাৰ্ণিং বিষয়া সকল, শ্ৰী মুকুল পাণ্ডে, বিশেষ কৰ্তব্যৰত বিষয়া, / শ্ৰী সুৰেন্দ্ৰ কুমাৰ ত্ৰিপাঠী, যুটীয়া সচিব ও মূখ্য তদাৰকী বিষয়া, ৰাজ্য সভা সচিবালয় কাৰ্যালয়ত ২০২২ চনৰ ২৯ জুন তাৰিখলৈ পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত (ৰাজহুৱা বন্ধৰ দিনৰ ব্যতিৰেকে) যি কোনো দিনতে জমা দিব পাৰিব;
- ii) প্ৰত্যেক মনোনয়ন পত্ৰৰ লগত যিটো সাংসদীয় সমষ্টিৰ ভোটৰ তালিকাত প্ৰাৰ্থীৰ নাম ভোটৰ হিচাপে পঞ্জীয়ন আছে, সেই সম্পৰ্কীয় নথিৰ এখন প্ৰত্যায়িত প্ৰতিলিপি গাঠি দিব লাগিব;
- iii) প্ৰত্যেক প্ৰাৰ্থীয়ে পোন্ধৰ হাজাৰ টকা জমা দিব লাগিব বা জমা কৰোৱাব লাগিব। এই ধনৰাশি মনোনয়ন পত্ৰ জমা দিয়াৰ সময়ত ৰিটাৰ্ণিং বিষয়াক নগদ জমা দিব পাৰে বা ইয়াৰ আগতেই ভাৰতৰ ৰিজাৰ্ভ বেংকত জমা দিব পাৰিব বা চৰকাৰী কোষাগাৰত জমা দিব পাৰিব আৰু এই ক্ষেত্ৰত এনেদৰে জমা কৰা ধনৰ ৰচিদ, মনোনয়ন পত্ৰৰ লগত গাঠি দিব লাগিব;
- iv) মনোনয়ন পত্ৰৰ প্ৰ-পত্ৰ, ওপৰোক্ত কাৰ্যালয়ত, ওপৰত উল্লেখ কৰা সময়ৰ ভিতৰত পোৱা যাব;
- v) উক্ত আইনৰ ৫ খ ধাৰাৰ (৪) উপ ধাৰাৰ অধীনত খাৰিজ হোৱা মনোনয়ন পত্ৰ সমূহৰ বাদে, বাকী মনোনয়ন পত্ৰ সমূহ, উক্ত কাৰ্যালয়ৰ কমিটি কোঠা নম্বৰ ৬২, ভূমি মহল, সাংসদ ভৱন, নতুন দিল্লী ২০২২ চনৰ ৩০ জুন তাৰিখ, বৃহস্পতি বাৰ, দিনৰ ১১.০০ বজাত নিৰীক্ষণৰ বাবে লোৱা হব;
- vi) প্ৰাৰ্থীৰ প্ৰত্যাহাৰৰ জাননী, প্ৰাৰ্থীজনে লিখিত ভাবে কৰ্ত্ত্ব প্ৰদান কৰা যি কোনো এজন প্ৰস্তাৱক বা সমৰ্থকে ওপৰৰ দফা (i) ধাৰ্য্য কৰা স্থানত নিম্নস্বাক্ষৰকাৰীক, ২০২২ চনৰ ২ জুলাই তাৰিখে বিয়লি ৩.০০ বজাৰ আগতে জমা দিব লাগিব;

- vii) নিৰ্বাচন সন্দৰ্ভত যদিহে প্ৰতিদ্বন্দ্বিতা হয়, ওপৰত উল্লেখিত নিয়মাৱলীৰ অধীনত ধাৰ্য্য কৰা ভোটগ্ৰহণ স্থানত, ২০২২ চনৰ ১৮ জুলাই তাৰিখ সোমবাৰৰ দিনা, পুৱা ১০.০০ বজাৰ পৰা বিয়লি ৫.০০ বজাৰ ভিতৰত ভোটগ্ৰহণ কৰা হব ;

নতুন দিল্লী,  
তাৰিখ ১৫ জুন, ২০২২.

স্বাক্ষৰ

( পি. চি মোদী )  
ৰিটাৰ্নিং বিষয়া  
ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২২, ও  
সচিব প্ৰধান, লোকসভা

প্ৰদীপ কুমাৰ দলে,  
অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া, অসম।